

মেমে মেমে গম্ভ

দেশে দেশে গল্প

অনুবাদক
মাহেন্দ্ৰ বৰা।



অসম প্ৰকাশন পৰিষদ
গুৱাহাটী-০

প্ৰকাশক
চন্দ্ৰপ্ৰসাদ শইকীয়া
সচিব, অসম প্ৰকাশন পৰিষদ
গুৱাহাটী-৩

প্ৰথম প্ৰকাশ
নবেম্বৰ, ১৯৭২

মূল্য
দহ টকা

মুদ্ৰক
শ্ৰীমতী গ্ৰেছ
শ্ৰীৰামপুৰ, হগলী